

এডিটোরিয়েল

চানবা চেঙ ফঙদবা

ললোমদা চেঙ পৈশিনবশিং চৈরাক পীসি

মালেমদা কোভিড-১৯ শব্দোৱাকুনা মীওই কয়ামরুম অৱাৰা নঙলে। মালেমগী ওইবা লায়চং অসি লাকশিমবা হোংনবদা লোকদাউন তৌনিখিবদগী লৈবাক অমগা অতোপ্লা লৈবাক অমগা ললোন-ইতিহাসী মৰী তংনত্ৰে। চখোক চংশিন তৌনিখিছে। লৈবাক অমগী মনুংদসু ষ্টেট অমগা ষ্টেট অমগা ফাওনবা লক্ষীশিং থিংজিন্দনা থল্লি। তঙাইফদবা খৱা খক নতনা অয়াহা পোংলম চৈরমশিং পুথোক পুশিন ভৌবা থিংলি। মীওইবা মশেলগী নুংশিনবা মৰী লায়না অসিনা মৱম ওইৱদনা কাং-খোং চায়হয়ই। ইন্দিয়াদা মীওই লাখ কয়া থবক শুফম নোফম লৈহনখিছে। ফেট্টৰিশিং থবক লেপত্ৰে। কল্পনিশিং মথৌ তৌনিখিছে। অদুবু মীওইবা এখোয় লায়না অসিনা ডাকখোৱনবা তোঙান তোঙানবা থবক কয়ামরুম লৌখংৱবনসু চিঞ্জাক হায়বসিদি ৰাং পা য়াদে। লৈবাক অসিদা লৈৱা মীপুম খুদিংমক ময়ুদাদা কৈ (কোটি) থমদনা চিঞ্জাক পৈশিনবা নতবননা শু-নোম্ৰগা চাৱিবা মীচা মীয়ামদি হায়বসিঙাই লৈবনা চেং ফঙলে। মৱম ওইনা মণিপুৱাদা মীয়ামা মফম অমতগী চেঙ মুং অমা ৰানগে হায়বা ফঙলে। মসি কৱিৱদগী ওইৱকপনা হায়বা তাৱগদি কোভিড-১৯ গী লান অসিদা চাবা ফঙলৱাই হায়বগী মণিাইবনা মথোয় মথোয়গী লৈৱা পুঁজুদগীসু চেঙ চাক য়োহোৱাক্ৰে। অমৱোমদা কৈথেলাদা ফঙলিবা খৱদসু পংলৈদা লৈশিলগা পৈশিনখিবদগী শেল লৈতবা লায়ৱবশিং চেঙ ৰালহৌৱে। হৌজিক্ৰা লোকলগী চেঙসু, মীৱমগী চেঙসু অমা ফাওনবা ৰানগে ফঙলে। মসিমৱম তৱিক্ৰিদি ষ্টেট অসিদা চিঞ্জাক ফঙদবগী অটোবা ৰাথোক অমা লাকপা হৌৱে। হায়ৱিবা ফিভম অসি কুপা য়েংশিলহৌৱদা তাৱগদি লৈবাক অসিগী মীয়ামদা কোভিড-১৯ শব্দোৱাকুনা হায়বদা লোকদাউন তৌনিবসিগী কাৱবা লৈৱক্ৰাই। মসিমক মহাৱাষ্ট্ৰাট মাইশ্ৰেট ৱাৰ্কৰ লিখিং কয়া খোৱক্ৰুনা প্ৰোটেট ভৌবা হৌৱকথিবদনা খুদম ওইৱবনি। মণিপুৱাদসু সোশিয়েল মেদিয়াদা ইচেম চমজৰী নুপী অঙাশিঙিনা চেঙ লৈতবগী শীজত্ৰে হায়বা ৰাফম ফাওনবা কোঙদোকপা য়াওৱক্ৰবনি।

মণিপুৱাগী ফৌ থাৱিবা লৌফম অসি পুৱা হেট্টৰ লাখ ১.৯৪ ৰোমনি। নোংমা নোংমগী মীশীং হেংগংলকপনা মৱম ওইৱদনা ষ্টেট অসিগী ফৌগী পোখোক্ৰা চাবা কোৱেদে। চাউৱাক্ৰা চেঙ মেক্ৰিক টন লাখ ২ হোৱা চিঞ্জাক্ৰা অৱংগা লৈ। অৱংগাশিঙিনা নহানমখৈদি ফুদ কো-ওপৱেসন ওফ ইন্দিয়ানা কল্পমৱম এফিফাৰ্চ ফুদ এন্ড পৱিৰ্ক দিষ্ট্ৰিবিউশন দিপাৰ্টমেণ্ট মণিপুৱাগী খুথোংদা থাগী ওইনা চেঙগী কোটিশিং পীৱকপা অৱনা শম্ৰৱনী। কোভিড-১৯ গী ইৱাং থোঙিঙেদদি চেঙগী মমলা ৰাই হায়বদগী হোৱা ৰাথোক লাহোক অমত্ৰা লৈৱমদে। হৌজিক্ৰা মণিপুৱ লৈৱাক্ৰা মখল অমতগী চেঙ থাদোকথিবদনা মৱম ওইৱদনা মণিপুৱাদা চেঙ ৰানগে ফঙদবগী ৰাথোক অসি লাকপনি। মণিপুৱাগী মীয়ামা নহানমখৈ শীজৱমগী চেঙশিং অদু থাদোৱক্ৰবা হায়বসিনা চিঞ্জাক ফঙদবগী মৱম ওইৱবনি। অসিগুণা তানফম অসিদা লৈৱাক্ৰা প্ৰাইৱেট ৱাইস মী অমমদা কে জি ৪/৫ খক ফঙহনবদনি ছই ফাওনবা চাবা কোৱবা নভে, চৱা ৰানবা কোৱনা চেঙ ওইদে। কৱি মৱমগীদমত্ৰা মিনিমম সপোৰ্ট প্ৰাইসকী চেঙ, ওপন মাৰ্কেট সেল স্কিমগী চেঙ লৈৱাক্ৰা ফাজিলিবনো? পেনিক ৰাইৱিগৈ তৌনিখিগনি হায়না খৱগা চেঙ থাদোক্তবা ওইৱগদি মীয়ামদি কৱি চাগনি? কল্লেল ভৌবা য়াৰা থৌশিল অদুগী থৌৱা ৰাথোকপগী মত্ৰা চেঙ পীবা লেগা তাৱগদি ইৱাং থোৱক্ৰনি। মত্ৰা অসিদা পঞ্জনিবা ৰাফমদি লৈৱাক্ৰা পুঁজুনা চেঙ চাক ৰাতনা লে, মীয়াম চৱা হেলহল্লোই খকমক হায়বা অদুগা মীয়ামদা চেঙ ফঙহনবা হায়বসি ইৱাং থোৱক্ৰবগী থৌশিলনি। মণিপুৱাগী ওইনা এম এম পি গী চেঙ থা অমগী কোটা কয়ানো? ও এম এম এম এম কী কোৱানো কয়ানো হায়বা মীয়ামদা খঙহনফম থোক্ৰই। অৱাৰা তাৱবা মত্ৰা অসিদা মীয়ামদা চেঙ পীবা লেগা কনাঙক্ৰনা মথোয় মথোয়গী পুঁজুদা ললোমদা চেঙ নভেগা ফৌ পৈশিনবা থিংগদনি। তঙাইফদগদি চহীগী চাবা কোৱনা মাগী মাগী পুঁজুশিঙিনা থল্লিৱা চেঙশিং অদুগী খাইবোক অমৱোম অৱাৰা তাৱবা মীয়ামগী কলহৱিদি। এখোয় মৌৱেগী চানবা লৈতে অখলখাঙ হায়বদু কাউন্সিলি। হৌজিক্ৰা মত্ৰাদা লায়ৱ-ইনাকমুৱাৰা খায়দোৱক্ৰবগী মত্ৰা নভে। পুৱা নুশি চৱনা লৈমনিবনা থৌশিল অমসু লৈৱাক্ৰা শেফী তঙাইফদবা লৈ হায়জনিংই।

মত্ৰা মথোয়গী

মত্ৰা মথোয়গী-১৯ শব্দোৱাকুনা মীওই কয়ামরুম অৱাৰা নঙলে। মালেমগী ওইবা লায়চং অসি লাকশিমবা হোংনবদা লোকদাউন তৌনিখিবদগী লৈবাক অমগা অতোপ্লা লৈবাক অমগা ললোন-ইতিহাসী মৰী তংনত্ৰে। চখোক চংশিন তৌনিখিছে। লৈবাক অমগী মনুংদসু ষ্টেট অমগা ষ্টেট অমগা ফাওনবা লক্ষীশিং থিংজিন্দনা থল্লি। তঙাইফদবা খৱা খক নতনা অয়াহা পোংলম চৈরমশিং পুথোক পুশিন ভৌবা থিংলি। মীওইবা মশেলগী নুংশিনবা মৰী লায়না অসিনা মৱম ওইৱদনা কাং-খোং চায়হয়ই। ইন্দিয়াদা মীওই লাখ কয়া থবক শুফম নোফম লৈহনখিছে। ফেট্টৰিশিং থবক লেপত্ৰে। কল্পনিশিং মথৌ তৌনিখিছে। অদুবু মীওইবা এখোয় লায়না অসিনা ডাকখোৱনবা তোঙান তোঙানবা থবক কয়ামরুম লৌখংৱবনসু চিঞ্জাক হায়বসিদি ৰাং পা য়াদে। লৈবাক অসিদা লৈৱা মীপুম খুদিংমক ময়ুদাদা কৈ (কোটি) থমদনা চিঞ্জাক পৈশিনবা নতবননা শু-নোম্ৰগা চাৱিবা মীচা মীয়ামদি হায়বসিঙাই লৈবনা চেং ফঙলে। মৱম ওইনা মণিপুৱাদা মীয়ামা মফম অমতগী চেঙ মুং অমা ৰানগে হায়বা ফঙলে। মসি কৱিৱদগী ওইৱকপনা হায়বা তাৱগদি কোভিড-১৯ গী লান অসিদা চাবা ফঙলৱাই হায়বগী মণিাইবনা মথোয় মথোয়গী লৈৱা পুঁজুদগীসু চেঙ চাক য়োহোৱাক্ৰে। অমৱোমদা কৈথেলাদা ফঙলিবা খৱদসু পংলৈদা লৈশিলগা পৈশিনখিবদগী শেল লৈতবা লায়ৱবশিং চেঙ ৰালহৌৱে। হৌজিক্ৰা লোকলগী চেঙসু, মীৱমগী চেঙসু অমা ফাওনবা ৰানগে ফঙলে। মসিমৱম তৱিক্ৰিদি ষ্টেট অসিদা চিঞ্জাক ফঙদবগী অটোবা ৰাথোক অমা লাকপা হৌৱে। হায়ৱিবা ফিভম অসি কুপা য়েংশিলহৌৱদা তাৱগদি লৈবাক অসিগী মীয়ামদা কোভিড-১৯ শব্দোৱাকুনা হায়বদা লোকদাউন তৌনিবসিগী কাৱবা লৈৱক্ৰাই। মসিমক মহাৱাষ্ট্ৰাট মাইশ্ৰেট ৱাৰ্কৰ লিখিং কয়া খোৱক্ৰুনা প্ৰোটেট ভৌবা হৌৱকথিবদনা খুদম ওইৱবনি। মণিপুৱাদসু সোশিয়েল মেদিয়াদা ইচেম চমজৰী নুপী অঙাশিঙিনা চেঙ লৈতবগী শীজত্ৰে হায়বা ৰাফম ফাওনবা কোঙদোকপা য়াওৱক্ৰবনি।

মত্ৰা মথোয়গী-১৯ শব্দোৱাকুনা মীওই কয়ামরুম অৱাৰা নঙলে। মালেমগী ওইবা লায়চং অসি লাকশিমবা হোংনবদা লোকদাউন তৌনিখিবদগী লৈবাক অমগা অতোপ্লা লৈবাক অমগা ললোন-ইতিহাসী মৰী তংনত্ৰে। চখোক চংশিন তৌনিখিছে। লৈবাক অমগী মনুংদসু ষ্টেট অমগা ষ্টেট অমগা ফাওনবা লক্ষীশিং থিংজিন্দনা থল্লি। তঙাইফদবা খৱা খক নতনা অয়াহা পোংলম চৈরমশিং পুথোক পুশিন ভৌবা থিংলি। মীওইবা মশেলগী নুংশিনবা মৰী লায়না অসিনা মৱম ওইৱদনা কাং-খোং চায়হয়ই। ইন্দিয়াদা মীওই লাখ কয়া থবক শুফম নোফম লৈহনখিছে। ফেট্টৰিশিং থবক লেপত্ৰে। কল্পনিশিং মথৌ তৌনিখিছে। অদুবু মীওইবা এখোয় লায়না অসিনা ডাকখোৱনবা তোঙান তোঙানবা থবক কয়ামরুম লৌখংৱবনসু চিঞ্জাক হায়বসিদি ৰাং পা য়াদে। লৈবাক অসিদা লৈৱা মীপুম খুদিংমক ময়ুদাদা কৈ (কোটি) থমদনা চিঞ্জাক পৈশিনবা নতবননা শু-নোম্ৰগা চাৱিবা মীচা মীয়ামদি হায়বসিঙাই লৈবনা চেং ফঙলে। মৱম ওইনা মণিপুৱাদা মীয়ামা মফম অমতগী চেঙ মুং অমা ৰানগে হায়বা ফঙলে। মসি কৱিৱদগী ওইৱকপনা হায়বা তাৱগদি কোভিড-১৯ গী লান অসিদা চাবা ফঙলৱাই হায়বগী মণিাইবনা মথোয় মথোয়গী লৈৱা পুঁজুদগীসু চেঙ চাক য়োহোৱাক্ৰে। অমৱোমদা কৈথেলাদা ফঙলিবা খৱদসু পংলৈদা লৈশিলগা পৈশিনখিবদগী শেল লৈতবা লায়ৱবশিং চেঙ ৰালহৌৱে। হৌজিক্ৰা লোকলগী চেঙসু, মীৱমগী চেঙসু অমা ফাওনবা ৰানগে ফঙলে। মসিমৱম তৱিক্ৰিদি ষ্টেট অসিদা চিঞ্জাক ফঙদবগী অটোবা ৰাথোক অমা লাকপা হৌৱে। হায়ৱিবা ফিভম অসি কুপা য়েংশিলহৌৱদা তাৱগদি লৈবাক অসিগী মীয়ামদা কোভিড-১৯ শব্দোৱাকুনা হায়বদা লোকদাউন তৌনিবসিগী কাৱবা লৈৱক্ৰাই। মসিমক মহাৱাষ্ট্ৰাট মাইশ্ৰেট ৱাৰ্কৰ লিখিং কয়া খোৱক্ৰুনা প্ৰোটেট ভৌবা হৌৱকথিবদনা খুদম ওইৱবনি। মণিপুৱাদসু সোশিয়েল মেদিয়াদা ইচেম চমজৰী নুপী অঙাশিঙিনা চেঙ লৈতবগী শীজত্ৰে হায়বা ৰাফম ফাওনবা কোঙদোকপা য়াওৱক্ৰবনি।

অপিকপা অতোনবা অমসুং অশোনববু তুহংপিবগী মহয়ৱা

মালেমদা খুন্দাদুনা লৈৱবশিংগী মনুংদা মপাঙ্গল কনবা শোনবা কয়া নতনা অহিংবা হিংদবা কয়াগীসু মৱক্তা অপিকপা, অটোবা, অকনবা, অশোনবা, কয়া অমসু লৈৱি। মথোয় লোনমক মানা মানা গুণা থাঙা হিংদনা লৈৱনা অদুমক লাকপা গুণজনি। অদুবু লুৱিবদি অকনবা অশোনবদা তুহংপা হায়বসি শা-গু মীওইবা কাঙলপতা য়াৱা তৌনা উবা তৌনা থোকপা অমা ওইনা থেংনদনা লৈৱি। টি ভি চেনেল খৱদসু শা গুশিংগী মৱক্তা অকনবা অশোনবা কয়াবু হাংপা চাবা কয়া তৌদনা তুহংপিবা কয়া উবা ফঙই।

মথক্তা থমজত্ৰিবা ৰাফম খৱদা সাইট্ৰিফিক ওইৱদা ওইৱগসু ফিলোজেনিকেলগী চাৰ্ভি ৰাংনা চুৱি। সাইট্ৰিফিক লাইৱদা হায়জবা তাৱগদি চহী মিলিয়ন কয়াদগী লৈৱক্ৰবা মালেমসিদা অহোংবা কয়া লাকপ্ৰে। অহিংবা হিংদবা অনীগী মৱক্তা। অদু ফাওনবা হৌজিকসু লেগা লৈতনা অহোংবা নাইৱি। মসিগী তাক্ক কয়াদা অকনবা অটোবা খৱদনা তেজ কয়াদা লৈহৌবা, অপিকপা অশোনবা কয়াবুনা নমখৱগা অদুমক লৈয় হায়বসিদি “নেচৱেল ৱল ওফ

হেক কয়াকথৱকপদা মালেম অমদি মালেমগী খোঙথান্দা অটোবা অকয়বা অমা ওইগদৌৱনি। মসিমক চহী চা খুদিংদা হেক হেক লাকপা য়াৰা ওইৱিৰা কোৱানোভাইৱস (কোভিড-১৯) গী ভাইৱস অসিসু অমনি কয়বা তাৱি। অচুহসু ওইৱি মীওইবা হায়ৱিৰা কাঙলপনা হোৱা খঙ-হোনা মালেমদা পানগে অদুগা মহীক মতাই মথোয়বুনা অমোংপা মফমদা পংলৈদা লৈবা তাবনি লৈজসু হায়বা থিওৱিদি লানগত্ৰা খল্লি। মথোয়গী অহেনবা পাস্ৰল ফুদোৱক্ৰনা অটোবা শাফু অমা হেক হেক পীবা গুণা হোংনকপা মাল্লি। অদু ওইৱবদি হৌজিক মীওইবা খুন্দাইনা খুঞ্জিবনি খঞ্জিৱা মালেমদা কৱি কৱৱম মওণ্ডা পুকমেন পাউমেদুনা অপিকপা অশোনবশিঙিনা খল্লিবা মহীকশিংগী কৱৱা অফবা মৰী থমদনা লৈমিগদগে হায়বসিৱোমদা খোঙ থাংজিনবা তাৱি। থংত্ৰেদি মালেমদা, অকনবগা অশোনবগা অনীগী মৱক্তা অকনবা লাঞ্জাও অমা থোৱজু না মালেম অসিদা পুৱা মুংমিৱা য়াৱি।

য়েন্নীংখাগীদমক ডা. এন. সি. শান্ত

লো” না য়াৰা গুন্সাই। অদুগীসু মথক্তা চাউখংলবা খঙ-হেৰবা লৈবাক কয়ানা অনৌবা চাউখং থৌৱাং কয়া লৌখংলকপদা, চাউখংপা ৰাংলিবা লৈবাকশিঙিনা চাউখংলবা অদুমক লৈৱদি য়াগদবা মাদে। অসিগুণা চাউখংপা গী লমজেলদা, মালেমদা অণনবা কয়া

ফজবা, লু-নানবা হায়বসি অমনি অমবু পীৱবসু চাউৱবসু উশিঙনবা হায়বসিনা মৱম ওইৱি। তিল্লোক, হাৱৌ, তিল-কাং, মহীক মতাই কয়াগী লৈফম ওইৱিৰা কয়াবু তকথোক হন্দোক্তনা তৱু তৱু তনান্না লৈগে হায়বসিদা অকনবা অশোনববু তুহংপিবগী ৰাফম অমা ইয়াওদা য়াওৱি। অসিগুণা, ৰাফমশিং অসিনা মাঙদা থাদুনা হেক হেক মালেমগী লৈবাকশিংগী চাউখং থোঙথান্দা লাকপদা খংন-চৈনবা হাংন-শুনবা কয়ানা ৰাই চাইৱৰা খুংশেমগী অমোংপা কয়া থোৱজুনা খুংশেমগী মহীক কয়া লাকপগী খুদোংথিবদুনি গুসি মালেমগী মীয়ামা মায়োৱক্ৰিবা অৱাবেসে।


মৱম অদুনা খল কাযদবা মওণ্ডা চাউখং লক্ষীগী কয়াং শেখা তাৱি। অই অশা গুণা থা তাৱি। অকনবা লৈবাক্ৰা অশোনবা লৈবাকপসু উশিঙা তাৱি। অপিকপা উফুলগুণা কয়াবুসু উশিঙা তাৱি। ফজবা, লু-নানবা হায়বসি অমনি অমবু পীৱবসু চাউৱবসু উশিঙনবা হায়বসিনা মৱম ওইৱি। তিল্লোক, হাৱৌ, তিল-কাং, মহীক মতাই কয়াগী লৈফম ওইৱিৰা কয়াবু তকথোক হন্দোক্তনা তৱু তৱু তনান্না লৈগে হায়বসিদা অকনবা অশোনববু তুহংপিবগী ৰাফম অমা ইয়াওদা য়াওৱি। অসিগুণা, ৰাফমশিং অসিনা মাঙদা থাদুনা হেক হেক মালেমগী লৈবাকশিংগী চাউখং থোঙথান্দা লাকপদা খংন-চৈনবা হাংন-শুনবা কয়ানা ৰাই চাইৱৰা খুংশেমগী অমোংপা কয়া থোৱজুনা খুংশেমগী মহীক কয়া লাকপগী খুদোংথিবদুনি গুসি মালেমগী মীয়ামা মায়োৱক্ৰিবা অৱাবেসে।

ফৱে হৌজিক্ৰা, মালেমগী মীওইবা কাঙলপনসু খঙবা ওইৱসনু মদুদি অকনবা অহিবা অৱিৰা লৈবাক্ৰা মীওই কয়ানা অশোনবা অতোনবা লৈবাক্ৰা মীওই কয়াবু তুহংপিবা তেজুনা অকয়বা খলদগী থোৱক্ৰদবা তমথি হায়না খল্লিবা শাখি হায়না খল্লিবা লায়না ক য়াদগী গুণাথোকপা গুণনা হোংনমিৱসি।

প্ৰধান মন্ত্ৰী গৱিৰ কলয়ান যোজনা

কোৱানোভাইৱসকা লাহেংনবদা মতে ওইনবা লুপা কোটি লাখ ১.৭০ গী ৱিলিফ পেকেজ প্ৰধান মন্ত্ৰী গৱিৰ কলয়ান যোজনাগী মখাদা লাউথোক্ৰে। ইন্সুৱেস স্কিমগী মখাদা কোভিড-১৯ গা লাহেংনবদা হেলথ ৱাৰ্কৰশিংগী ওইনা লুপা লাখ ৫০ গী ইন্সুৱেস কোভ ৱাৰ্কৰ শীৰ্ষক। লায়ৱবা মী ফ্ৰোৱ ৮০ না লাৰুদৌৱিবা থা অহমগী ওইনা থা খুদিংগী গেছ নংত্ৰা চেং কেজি ৫ অমসু অগাৱা হৱাই-চোৱাই কেজি ১ ফংহংগা। লাৰুদৌৱিবা থা অহমগী ওইনা থা খুদিংগী লুপা ৫০০ জন খন একাণ্ট পায়ৱিবা নুপী ফ্ৰোৱ ২০ দা ফঙহলগনি। ইমুং ফ্ৰোৱ ১০.৬২ দা খুদোংচাবা ফঙহলগীদমত্ৰা এম এল এ আৱ ই জি এসকী খুংশুমন নোংমগী লুপা ১৮২ দগী লুপা ২০২ দা হেনগংগা। অহল ওইৱবা লায়ৱবশিং, লুখ্ৰাবী লায়ৱবি, শোয়নাইৱবা লায়ৱবা মীওই ফ্ৰোৱ ১ দা লুপা ১০০০ গী এন্ড গ্ৰেসিয়া পীগনি।

ৱাৰ্ক ৱশিং, পেৱামেদিকেলশিং, টেক্ৰিসিয়ানশিং, ডোক্তৰশিং অমসুং স্পিচিয়েলিষ্টশিং অমদি হেলথ ৱাৰ্কৰশিং অখৱা ইন্সুৱেস স্কিম অমনি কৌশিলগনি। কোভি-১৯ নাৱবা মীওই অমা লায়েংলিবা অনা-লায়েংগী লমদা থবক তৌনিবশিং খুদিংমক এলিমেন্ট থোক্ৰকপা মতমদা স্কিম অসিগী মখাদা লুপা লাখ ৫০ গী শেনফম অমা হঞ্জিলগনি। কেন্দ্ৰ অমসুং ষ্টেট লৈৱাক্ৰা মখাদা লৈবা হেলথ সেন্টৰশিং, ৱেলনেস সেন্টৰশিং অমসুং হোমপিটাল পুন্মক স্কিম অসিগী মখাদা কৌশিলগনি। অদুগা চাউৱাক্ৰা অনা-লায়েংগী লমদা থবক তৌৱিবা মীওই লাখ ২২ ৰোমদা লায়চং অসি থেঙনবা ইন্সুৱেস পীগনি।



লৌমী ফ্ৰোৱ ৮.৭ দা খুদোংচাবা পীনবা সৱকাৱনা হৌজিক্ৰা লৈৱিবা পি এম কিয়ান যোজনাগী মখাদা এপ্ৰিলগী অহনবা চয়োলদা পীবা শেংলু লুপা ২,০০০ অদু মাঙজৌননা পীগনি। কেন্দ্ৰ সৱকাৱনা কসত্ৰৱন ৱাৰ্কৰশিংদা তেঙবাং পীনবগীদমত্ৰা বিল্ডিং অমসু কসত্ৰৱন ৱাৰ্কৰশিংগী ৱেলফিয়ার ফন্ড শীজনিবনা ৱাজ সৱকাৱনা হায়ত্ৰে। কেন্দ্ৰগী শেল-থুম অমসু কোৰ্পোৰেট এফিফাৰ্চকী মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৱামানা গুসি কোৱানোভাইৱসকী মায়োক্তা লাহেংনবদা মতে পাঙলবা লায়ৱবশিংগীদমত্ৰা প্ৰধান মন্ত্ৰী গৱিৰ কলয়ান যোজনাগী মখাদা লুপা ফ্ৰোৱ ১.৭০ গী ৱিলিফ পেকেজ অমা লাউথোক্ৰে। গুসি প্ৰেস কনফাৰেন্সতা ৱাৰী শাৱবা মতমদা, শ্ৰীমতী নিৰ্মলা সীতাৱামানা হায়থি মদুদি “গুসি পায়খংলিবা থৌৱাংশিং অসি লায়ৱবদগী লায়ৱবশিংদা যৌৱহবগী পান্দমনি, খুত্ৰা চানবা অমসু শেল লৈৱগদি নাখোয়না মথৌ তাবা পোংলমশিং লৈৱদা অমসু চঙদবা য়াদবা পোংলমশিং ফঙনবা হেংনবদা অৱাৰা হৌৱেই। ইকোনোমিক এফিফাৰ্চ দিপাৰ্টমেণ্টকী সেক্ৰেটাৰী, শ্ৰী অতনু চক্ৰৱৰ্ত্তি অমসু ফাইনান্স সাৰ্ভিস দিপাৰ্টমেণ্টকী সেক্ৰেটাৰী, শ্ৰী দেৱসিসতা নতনা ফাইনান্স অমসু কোৰ্পোৰেট এফিফাৰ্চকী ৱাৰ্ক মন্ত্ৰী শ্ৰী অনুৱাগ সিংহ থাকুৱসু শৱক য়াথি।

পি এম গৱিৰ কলয়ান অৱ-যোজনাছ ভাৱত লৈৱাক্ৰা লাৰুদৌৱিবা থা অহম অসিদা অখিবনা মৱম ওইৱগা চানবা চিঞ্জাক ফঙমবগী থেং অমত্ৰা কনাগুণা অমত্ৰা, মৱওইনা লায়ৱবা ইমুংশিংদা ফঙহলগৈ। মীওই ফ্ৰোৱ ৮০ হায়বদি ভাৱতকী অপুনবা মীশিংগী চাউৱাক্ৰা অহম থোকপগী অনি স্কিম অসিগী মখাদা কৌশিলগনি।

পি আই বি ফিচৰ

লাৰুদৌৱিবা থা অহম অসিদা মথোয় খুদিংমত্ৰা মথোয়গী ফঙফম থোকপশিং অদুগী শৱক অনি ফঙহলগনি। অহেনবশিং অদু মমলা লৌদনা পীগনি। হৱাই: মথক্তা পল্লিবা মীওই খুদিংমত্ৰা প্ৰোটিন মৱাং কয়না ফঙহলগীদমক লাৰুদৌৱিবা থা অহমসিদা লম লমগী চানবা য়েংলগা ইমুং অমদা হৱাই কেজি ১ পীগনি। হৱাইশিং অসি ভাৱত লৈৱাক্ৰা লেগা পীগনি।

Pradhan Mantri Garib Kalyan Package Total Direct Benefit Transfer till 10.4.2020

Scheme	Number of Beneficiaries	Amount
Support to PMJDY women account holders	19.86 Cr (97%)	9930 Cr
Support to NSAP (Aged widows, Divyang, Senior citizen)	2.82 Cr (100%)	1405 Cr
Front-loaded payments to farmers under PM-KISAN	6.93 Cr (out of 8 Cr)	13,855 Cr
Support to Building & Other Construction workers	2.16 Cr	3066 Cr
TOTAL	31.77 Cr	28,256 Cr

মখাদা পীৱিবা অসি প্ৰধান মন্ত্ৰী গৱিৰ কলয়ান পেকেজগী মচাকপগনি। প্ৰধান মন্ত্ৰী গৱিৰ কলয়ান পেকেজ: লৈৱাক্ৰা হোমপিটাল অমদি হেলথ কেয়ৱ সেন্টৰশিংদা কোভিড-১৯ থেঙনৱিবা হেলথ ৱাৰ্কৰশিংগীদমত্ৰা ইন্সুৱেস স্কিম, সফাই কৰ্মচাৰীশিং, ৱাৰ্ড ৰোইজ, নৰশিং, আশা

মথোয়গী পি এম একাউন্টচা মথোয়গী থাগী খুশুমলগী চাদা ২৪ পীনবা প্ৰপোজ তৌৱি। মসিনা মথোয়গী ইমপ্ৰোইভমেণ্টতা কয়বা গুণাথোক্ৰগনি। সেনিয়ৱ সিটিজন্স (চহী ৬০ গী মথক), লুখ্ৰাবী অমসুং দিবাংশিংগীদমক সপোৰ্ট: কোভিড-১৯ না ৱাৱম ওইৱদনা শেল থুমগী ফিভম শোকহল্লবা দিবাং কেৰেণ্ডেলতা অহল ওইৱৰী লুখ্ৰাবী অমদি মীওই চাউৱাক্ৰা কোটি ৩ লৈৱি। সৱকাৱনা মথোয়দা মথংগী থা অহমগী মনুংদা অৱাৰা কোৱৰা লুপা ১০০০ পীগনি। এম এম আৱ ই জি এ: পি এম গৱিৰ কলয়ান যোজনাগী মখাদা ২০২০ গী এপ্ৰিল ১ দগী হৌৱগা এম এম আৱ ই জি এ গী খুংশুমল লুপা ২০ হেনগংলগনি। এম এম আৱ ই জি এ গী মখাদা হেনগংলিবা খুংশুমল অসিনা ৱাৰ্কৰ অমদা চহীগী ওইনা অহেনবা লুপা ২০০০ গী কাৱবা অমা ফঙহলগনি। মসিনা ইমুং চাউৱাক্ৰা কোটি ১০.৬২ দা কাৱহলগনি। সেন্ফ হেল্প গ্ৰুপ: (এম টি জি) লাখ ৬৩ গী খোঙদা নুপীশিংনা যুথোমুৎ ফ্ৰোৱ ৬.৮৫ দা মতে পাঙলি। এ) কোলোৱেল ফ্ৰি লেন্ডিংগী গুন্মথৈ অসি লুপা লাখ ১০ দগী হেনগংলু লুপা লাখ ২০ ওইৱগনি। পি এম গৱিৰ কলয়ান পেকেজগী অইত মচাকপশিং: ওৰ্ণনাইজ স্কীম: ইমপ্ৰোইভমেণ্ট ফন্ড ৱেলনেস অদু থা অহমগী খুংশুমলগী চাদা ৭৫ গী নম-ৱিফদেৱল এলভাচ ফঙনবা লায়চংগী মনুংদা য়াওহলবা শেংদোক্ৰনি। ই পি এফকী মখাদা ৱেজিষ্টৰ তৌৱবা থবক শুবা ইমুং ফ্ৰোৱ মৱিনা ৱিন্দো অসিগী মখাদা কাৱবশিং অসি লৌবা য়াগনি। বিল্ডিং অমসুং অইত কসত্ৰৱন ৱাৰ্কৰশিংগী ৱেলফেয়াৰ ফন্ড অসি সেন্ট্ৰেল গৱৰ্ণমেণ্ট এষ্ট্ৰী অমগী মখাদা শেংমত্ৰে। ফন্ড অসিদা চাউৱাক্ৰা ৱেজিষ্টৰ তৌৱবা ৱাৰ্কৰ ফ্ৰোৱ ৩.৫ ৰোম য়াওৱি। ৱাৰ্কৰশিং অসিদা শেনমইলোনগী অকয়বা থোকপদগী গুণাথোক্ৰা অমদি তেঙবাং পীনবা ৱাজ সৱকাৱশিংদা ফন্ড অসি শীজনিবনা লমজিং লমতাক পীগনি। দিষ্ট্ৰিক্ট মিনৱেল কন্ম: ৱাজ সৱকাৱনা দিষ্ট্ৰিক্ট মিনৱেল ফন্ড (দি এম এক) কী মখাদা ফঙলিবা ফন্ড অদু কোবিদ-১৯ গী লায়চং শব্দোৱাকপা থিংগা লোয়না অনাবশিং লায়েংগা মৰী লৈনে। মেডিকেল টেষ্টিং, ক্লিনিং অমসুং অইত মথৌ তাৰশিং মেনশিনবা অমদি হেনগংলিৱা ফেচিলিটিশিংগীদমক শীজনিবনা হায়গনি।